



OFFICE OF THE ACADEMIC REGISTRAR
MAJULI UNIVERSITY OF CULTURE

Majuli, Assam- 785104

Email: academicregistrarmuc@gmail.com

MUC/RG/AC/2022-23/308

Dated. Majuli 17th November, 2025

NOTIFICATION

The 10th Meeting of the Academic Council, Majuli University of Culture, Majuli, held on 14/10/2025, vide Resolution No. 03, has approved the **Syllabi for the 5th Semester of the Assamese Minor Subject of the Five-Year Integrated Masters (FYUGP + 1 Year Masters) Programme**, as recommended by the Board of Studies (BoS) in Assamese, Majuli University of Culture, with effect from the academic session 2025-2026.


Enclosed: The Syllabi for the 5th Semester of the Assamese Minor Subject of the Five-Year Integrated Masters (FYUGP + 1 Year Masters) Programme as Annexure I

Issued with due approval.


Academic Registrar
Majuli University of Culture
Majuli

Copy to:

1. The Hon'ble Vice-Chancellor, Majuli University of Culture, Majuli for kind information.
2. Registrar, Majuli University of Culture, Majuli for favour of kind information.
3. All HoD of the Teaching Departments, Majuli University of Culture, Majuli, Assam for favour of kind information and needful.
4. Website in-Charge, Majuli University of Culture, Majuli for needful.
5. Office file.


Academic Registrar
Majuli University of Culture
Majuli

Annexure-I

Semester-V

Course No: ASMMIN351 (Minor)

Title of the Course: অসমৰ ভাষাৰ পৰিচয় (Introduction to Language of Assam)

Total Credit: 4

Total Marks: 100 (60+40)

Name of Course Teacher: Dr. Pankajyoti Borah

প্ৰস্তাৱনা: এই কাকতখনৰ জৰিয়তে অসমত প্ৰচলিত ভাষাসমূহৰ পৰিচয় আৰু ভাষিক বৈশিষ্ট্য দিশক সামৰি লোৱা হৈছে।

পাঠ্যক্ৰমৰ উদ্দেশ্য:

- এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হৈছে অসমত প্ৰচলিত ভাষাৰ সৈতে পৰিচয় কৰোৱা।
- অসমত প্ৰচলিত বিভিন্ন নৃ-গোষ্ঠীয় ভাষাবোৰৰ বৈশিষ্ট্য সম্পৰ্কীয় জ্ঞানসমূহ প্ৰদান কৰা হ'ব।

শিকণ পৰিণতি:

- ছাত্ৰ-ছাত্ৰীসকলে অসমত প্ৰচলিত বিভিন্ন নৃ-গোষ্ঠীয় ভাষা সম্পৰ্কীয় সাধাৰণ জ্ঞানসমূহ অসমীয়া ভাষাত আয়ত্ত কৰিব পাৰিব।

মূল্যায়নৰ ধৰণ:

- গৃহ কৰ্ম- ১০ %
- মৌখিক পৰীক্ষা/ আলোচনা পত্ৰ/ দলীয় আলোচনা- ১০ %
- সাময়িক পৰীক্ষা- ২০ %
- চূড়ান্ত ষাণ্মাসিক পৰীক্ষা- ৬০ %

গোট	বিষয়	পাঠদান	অনুশিক্ষণ	ব্যৱহাৰিক
১	অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়	১০	২	-
২	অসমৰ আৰ্যমূলীয় পৰিয়ালৰ ভাষা	১০	২	-
৩	অসমৰ তিব্বত-বৰ্মীয় পৰিয়ালৰ ভাষা আৰু ভাষাতাত্ত্বিক বৈশিষ্ট্য (মিচিং, দেউৰী, কাৰ্বি, বড়ো ভাষা)	১০	২	-
৪	অসমৰ টাই-কাদাই পৰিয়ালৰ ভাষা আৰু ভাষাতাত্ত্বিক বৈশিষ্ট্য	১০	২	-

	(আহোম, খামতি, ফাকে, আইতন ভাষা)			
৫	অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান	১০	২	-
	মুঠ	৫০	১০	

১ ঘণ্টাকৈ মুঠ পাঠদানৰ সময়ঃ ৫০

১ ঘণ্টাকৈ মুঠ অনুশিক্ষণৰ সময়ঃ ১০

মুঠ ক্রেডিটঃ ৪

প্ৰসংগ পুথিঃ

- অসমৰ ভাষাঃ ভীমকান্ত বৰুৱা, বনলতা, ডিব্ৰুগড়।
- ভাষা ইতিবৃত্ত, ,, ,, ,, ।
- অভিধান তত্ত্ব, অৰ্পণা কোঁৱৰ, বনলতা, ডিব্ৰুগড়।
- অসমৰ ভাষাৰ বিশ্লেষণাত্মক অধ্যয়নঃ অৰ্পণা কোঁৱৰ, বনলতা, ডিব্ৰুগড়।
- অসমৰ ভাষা অধ্যয়ন, ,, ,, ,, ।
- অসমীয়া আৰু অসমৰ ভাষা, বিশ্বজিৎ দাস আৰু ফুকন চন্দ্ৰ বসুমতাৰী, আঁক-বাক, গুৱাহাটী।
- মিচিং ভাষাৰ আভাস, নাহেদ্র পাদুন, চিলাপথাৰ, ধেমাজি।
- অসমীয়া আৰু অসমৰ উপভাষা, উপেন বাভা হাকাচাম, গুৱাহাটী।
- পৃথিৱীৰ বিভিন্ন ভাষা, নগেন ঠাকুৰ, গুৱাহাটী।

ইংৰাজীঃ

- Linguistic Survey of India: G.A.G
- A Descriptive Analysis of the Bodo Language, P. C. Bhattachaja Guwhati University.
- Karbi: The Karbi People and the Language, Arpana Konwar, Dept of Assamese, Dibrugarh University.
- A Pronouncing Multilingual Dictionary (Assamese-English-Boro-Mising) Arpana Konwar(Ed.), ABILAC, North Guwahati.

